



অসম চাহ মজদুৰ সংঘৰ হাতপুথি



সম্পাদক : নবীন চন্দ্ৰ কেওঁট

সম্পাদকৰ মেজৰ পৰা

অসমৰ অন্যতম বৃহৎ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ। প্ৰায় দুশ বছৰ পূৰ্বে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অসমত থিতাপি লোৱা লোকসকলে আজি অসমৰ অন্যতম এক বৃহৎ জনগোষ্ঠীৰূপে পৰিচিত। আদিতে এই লোকসকলৰ মাজত কোনোধৰণৰ সংগঠন নথকাত তেওঁলোকে নিয়োগ কৰ্তাৰ চৰম শোষণৰ বলি হৈছিল। দিন বাগৰাৰ লগে লগে তেওঁলোকক ঐক্যবদ্ধ কৰাৰ মানসেৰে এদিন অসম চাহ মজদুৰ সংঘৰ জন্ম হয়। জন্ম লগ্নেৰে পৰাই সংঘই বাগিচা শ্ৰমিকসকলক ঐক্যবদ্ধ কৰি তেওঁলোকৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি সকলো দিশতে সুৰক্ষা প্ৰদান কৰি আহিছে। আজি অসমৰ সকলো চাহ শ্ৰমিক সংঘৰ পতাকাৰ তলত ঐক্যবদ্ধ হোৱাত সংঘৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হৈ উঠিছে।

বিগত প্ৰায় ছয় দশক ধৰি সংঘই শ্ৰমিক ৰাইজৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে অহোপুৰুষাৰ্থ কৰাৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াত সহযোগ কৰি আহিছে। বাগিচাত খাটি খোৱা লাখ লাখ শ্ৰমিকৰ দা-দৰমহা, বোনাছ, চিকিৎসা, চাকৰিৰ নিয়মীয়াকৰণ, সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ত নিয়োগকৰ্তা পক্ষৰ লগত সময়ে সময়ে দ্বি-পাক্ষিক কিম্বা ত্ৰি-পাক্ষিক আলোচনাৰ মাধ্যমেৰে সন্তৰখনৰো অধিক চুক্তি সম্পাদন কৰিছে আৰু আমাৰ শ্ৰমিকসকলেও ইয়াৰ সুফল ভোগ কৰি আহিছে। উল্লেখ্য যে, ইতিমধ্যে সংঘই মালিক পক্ষৰ সৈতে কৰা চুক্তিসমূহ সৰল

অসমীয়া ভাষালৈ অনুবাদ নোহোৱাত শ্ৰমিক ৰাইজৰ বাবে দুৰ্বোধ্য হৈ পৰিছে। এনেবোৰ অসুবিধাৰ চিন্তা-চৰ্চা কৰিয়েই সংঘই মালিক পক্ষৰে সৈতে কৰা বিভিন্ন দ্বি-পাক্ষিক আৰু ত্ৰি-পাক্ষিক চুক্তিসমূহ, ১৯৫১ চনৰ বাগিচা শ্ৰম আইন, ১৯৫৬ চনৰ বাগিচা শ্ৰম বিধি, ১৯৬৫ চনৰ বোনাছ প্ৰদান আইন, ১৯৬১ চনৰ প্ৰসূতি সাহায্য আইন, ১৯৭২ চনৰ গ্ৰেছুইটি প্ৰদান আইন, ১৯২৩ চনৰ শ্ৰমিক ক্ষতিপূৰণ আইন আৰু ১৯৪৬ চনৰ ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্ট ষ্টেণ্ডিং আৰ্ডাৰছ আইনৰ মূল মূল কথাবোৰ সহজ-সৰল আৰু আমাৰ শ্ৰমিক ভাই-ভনীসকলে সহজে বুজিব পৰা সৰল অসমীয়ালৈ ভাঙনি কৰাৰ প্ৰয়াস কৰা হৈছে। আশা কৰো পুথিখনৰ জৰিয়তে শ্ৰমিক বন্ধুসকল যথেষ্ট উপকৃত হ'ব। উল্লেখনীয় যে পুথি কেইখন অসমীয়ালৈ ভাঙনি কৰা বাবে কেন্দ্ৰীয় সংঘৰ সভাপতি শ্ৰীযুত পবনসিং ঘাটোৱাৰ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক শ্ৰীযুত দিলেশ্বৰ তাঁতী ডাঙৰীয়াই যথেষ্ট অনুপ্ৰেৰণা যোগালে তাৰ বাবে তেখেতলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো লগতে এই পুথিখন সম্পাদনাৰ ক্ষেত্ৰত শ্ৰীসঞ্জীৱ কৈৰী আৰু শ্ৰীত্ৰৈলোক্য কেওঁট ডাঙৰীয়াই আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো। পোন প্ৰথমবাৰৰ বাবে খৰধৰকৈ হুবহু অসমীয়ালৈ অনুবাদ কৰোঁতে অনিচ্ছাকৃতভাৱে ৰৈ যাব পাৰে। তাৰ বাবে শ্ৰদ্ধেয় পাঠক সমাজৰ ওচৰত ক্ষমা ভিক্ষা কৰিলো।

নবীন চন্দ্ৰ কেওঁট